

Section B: Major Debates

Are human rights universal?

Issue of cultural relativism.

মানব অধিকার-সম্বলোচন কৈবল্য ?

আপনি আধিকার-বর্ণনা কৈবল্য ?

মানব অধিকার-সম্বলোচন কৈবল্য ?

মানব-সম্বলোচন কৈবল্য, ~~মানব সম্বলোচন~~

মানবত-মানব-কৈবল্য-কৈবল্য-মানবত-

কৈবল্য-প্রাচ্যবর্ষ (৩১৩১- প্রাচ্যবর্ষ-প্রাচ্য-

পাদব্রহ্ম-মঙ্গলকৈবল্য- কৈবল্য মানব-পাদব্রহ্ম।

মানব-প্রাচ্য-কৈবল্য এবং এই মানব-সম্বলোচন

মানব কৈবল্য- কৈবল্য-প্রাচ্য কৈবল্য কৈবল্য,

মানব কৈবল্য- কৈবল্য-প্রাচ্য-কৈবল্য- কৈবল্য-

মানব-কৈবল্য- কৈবল্য- কৈবল্য- মানব-কৈবল্য-

পাদব্রহ্ম-প্রাচ্যবর্ষ, মানব-পাদব্রহ্ম-

পাদব্রহ্ম কৈবল্য কৈবল্য, পাদব্রহ্ম।

~~কৈবল্য মানব কৈবল্য কৈবল্য-প্রাচ্যবর্ষ~~

মানব- মানব- কৈবল্য- কৈবল্য- মানব:

~~মানব- মানব- কৈবল্য- কৈবল্য- মানব-~~

মানব- মানব- প্রাচ্যবর্ষ- মানব- মানব-

মানব- মানব- মানব- মানব- মানব-

মানব- মানব- মানব- মানব- মানব;

পাদব্রহ্ম- পাদব্রহ্ম- মানব- মানব;

পাদব্রহ্ম- পাদব্রহ্ম- মানব- মানব-

মানব,

পাদব্রহ্ম- মানব- মানব- মানব- মানব

মানব- পাদব্রহ্ম- মানব- মানব- মানব

পাদব্রহ্ম- মানব- মানব- মানব- মানব-

পাদব্রহ্ম- মানব- মানব- মানব-

ଯୋଗିରକୁ ଲାଗୁ ହେଲା ତୁ କାହାର କାହାର କାହାର -
କାହା - କାହାର ସାଥେ - କାହାର କାହାର - କାହାର କାହାର
କାହାର - କାହାର - କାହାର -
କାହାର - କାହାର - କାହାର - କାହାର - କାହାର - କାହାର -
କାହାର - କାହାର - କାହାର - କାହାର - କାହାର - କାହାର -
କାହାର - କାହାର - କାହାର - କାହାର - କାହାର - କାହାର -
କାହାର - କାହାର - କାହାର - କାହାର - କାହାର -

মানব অধিকারৰ বৈশিষ্ট্য (Characteristics of Human Rights)

মানবৰ কল্যাণৰ প্রতি সদা সতক আইন-আদালতৰ উপবি মানুহৰ জীবন জীৱিকাৰ লগতে সামাজিক অৱস্থানৰ প্রতি সদা সচেষ্ট ব্যৱস্থাটোৱেই মানব অধিকারৰ বক্ষক বুলি কোৱা হয়। বিশেষ কিছুমান ন্যায় প্রতিকাৰমূলক অধিকার নিৰ্দিষ্ট আইনৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে আইনে ইয়াক সুৰক্ষা প্ৰদান কৰাটো বাধ্যতামূলক। অৱশ্যে মানব অধিকাৰসমূহ বৈধ হ'ব পাৰে কিন্তু কোনো নিৰ্দিষ্ট আইন বা স্বীকৃতিৰ ওপৰত নিৰ্ভৰশীল নহয়।

উল্লেখযোগ্য যে বাস্তুয়াই হওক কিন্তু আন্তঃবাস্তুয়াই হওক কোনো আইনে মানুহৰ অধিকাৰ সৃষ্টি কৰিব নোৱাৰে, ন্যায্যতাহে দিব পাৰে। সেয়েহে বৈধ অধিকাৰ আইনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত, য'ত আইনৰ সুৰক্ষা থাকে।

মানব অধিকাৰৰ কিছুমান বৈশিষ্ট্য আছে। সেইসমূহ তলত আলোচনা কৰা হ'ল।

(১) **সাৰ্বজনীন (Universal)** : মানব অধিকাৰ মানুহৰ সামগ্ৰিক অধিকাৰ, মৰ্যাদা, পোৱা-নোপোৱাৰ অনুভৱৰ নায্যতা দিয়া এক ধাৰণা। ই বৈষম্যবিহীনভাৱে সকলোকে সামৰি লৈ সমান অধিকাৰৰ ওপৰত গুৰুত্ব দিয়ে। সমাজৰ সকলো লোকেই সমান অধিকাৰ ভোগ কৰাৰ লগতে সমান স্বাধীনতাও বৈধ। সেয়েহে মানব

অধিকারৰ উৎকৃষ্ট তথা সর্বজনগ্রাহ্য ক্ষমতাবেই হ'ল সার্বজনীনতা। ই সকলোৰে বাবে উপভোগ্য আৰু আইনৰ দিশৰপৰা স্বতন্ত্ৰ।

(২) **অহস্তান্তৰযোগ্য** (Inalienable) : মানব অধিকার হ'ল আইনৰ দ্বাৰা সুৰক্ষিত এক অহস্তান্তৰযোগ্য অধিকার। মানব অধিকারৰ সমৰূপতা আছে কিন্তু এজনৰ অধিকার আন এজনলৈ হস্তান্তৰ কৰা নাযায়। বাহ্যিক দৃষ্টিত সমৰূপতাই অধিকারসমূহৰ সার্বজনীনতাহে বুজায়, হস্তান্তৰযোগ্যতা নুবুজায়।

(৩) **জন্মগত** (Inherent) : মানব জীৱনৰ দৰে প্ৰাকৃতিক অধিকারসমূহো প্ৰকৃতি প্ৰদত্ত। প্ৰত্যেক ব্যক্তিয়ে পৃথিবীত জন্মগ্ৰহণ কৰাৰ দিন ধৰি মানুহৰ অধিকারসমূহ ভোগ কৰিবলৈ পায়। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহে বৈষম্যহীনভাৱে মানব অধিকারসমূহো ভোগ কৰিবলৈ পায়। সামাজিকেই হওক বা সাংস্কৃতিক, বাজনৈতিকতাই হওক, লিঙ্গ ভিত্তিতেই হওক বা বৰ্ণ-সম্প্ৰদায় ভিত্তিতেই হওক বৈষম্য সৃষ্টি কৰি কাকো প্ৰকৃত মানব অধিকার ভোগৰপৰা বঞ্চিত কৰিব নোৱাৰিব। সৰু-বৰ সকলোৱেই বিধাহীনভাৱে মানব অধিকারসমূহ ভোগ কৰিবলৈ পাব লাগিব। মানব অধিকাৰে ব্যক্তিৰ মৰ্যাদা নিশ্চিত কৰে।

(৪) **স্থায়িত্ব** (Permanence) : মানব জাতিৰ ইতিহাস অতি প্ৰাচীন। অধিকারৰ কথা জনা হোৱাৰপৰা মানুহে সেইসমূহ বক্ষা আৰু উপভোগৰ পার্যমানে চেষ্টা কৰে। অৱশ্যে মানুহৰ অধিকারসমূহ স্থান-কাল-পাত্ৰ ভেদে নিশ্চিত হোৱা দৰকাৰ। ই যিহেতু সাময়িকভাৱে ভোগ কৰা বস্তু নহয়। গতিকে ইয়াৰ স্থায়িত্ব আন এটা বৈশিষ্ট্য। মানব অধিকারসমূহ কোনেও বঞ্চিত নোহোৱাকৈ স্থায়ীভাৱে ভোগ কৰা হ'ব লাগে।

(৫) **মৌলিকতা** (Fundamentality) : মৌলিকতা মানব অধিকারৰ আন এটা বৈশিষ্ট্য। মৌলিক নীতি হিচাপে মানব অধিকাৰে বাস্তুীয় বা আন্তঃবাস্তুীয় আইনৰ কাৰ্য্যকৰিতা নিবৃপণ কৰে। বাজ্যৰ নাগৰিকসকলে প্ৰকৃততে অধিকারসমূহ ভোগ কৰিবলৈ পাইছে নে নাই বা কাৰোবাৰ দ্বাৰা মানব অধিকারসমূহ লংঘন কৰা হৈছে নেকি এই সকলোবিলাক নিৰ্ভৰ কৰিছে ইয়াৰ মৌলিকতাৰ ওপৰত। মানব অধিকাৰে ব্যক্তিৰ সমৰ্মৰ্যাদা, সমতাধিকাৰ নিশ্চিত কৰে। অৱশ্যে অবাধ স্বাধীনতাৰ দ্বাৰা ব্যক্তিৰ অধিকাৰ অতিৰিক্ত হোৱাৰ লাগে লাগে ইয়াৰ মৌলিকতা গুণ লোপ পোৱাৰ অৱকাশ থাকে।

(৬) **আন্তর্জাতিকতা** (Internationality) : ১৯৪৮ চনৰ বাস্তুসংঘৰ সার্বজনীন মানব অধিকাৰ ঘোষণা-পত্ৰৰ যোগেদিয়েই মানব অধিকাৰে আন্তর্জাতিক স্বীকৃতি লাভ কৰে। বাস্তুসংঘৰ চনদত্ত মানব অধিকাৰৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ লাগে লাগেই

আন্তর্জাতিক সম্প্রদায়ের বাবে মানব অধিকার বক্ষা করাটো বাধ্যতামূলক হৈ পৰে। ইণ্টাৰনেচনেল কমিটী অব্দি বেড়ান্ত'ৰ জন্মদাতা ডাঁৱা হেনৰী ডুনার্টৰ নিবলস প্ৰচেষ্টাত ১৮৪৪-ৰ পৰা ১৯৪৯ চনৰ ভিতৰত জেনেভা সমিলনে এটা কাৰ্যকৰী কপ মানবীয় আইন বা সশস্ত্র সংঘৰ্ষৰ আইন বা যুদ্ধৰ আইন আদি মানব অধিকারৰ মানবীয় আইন বা সশস্ত্র সংঘৰ্ষৰ আইন বা যুদ্ধৰ আইন আদি মানব অধিকারৰ মানবীয় আইন প্ৰস্তুতৰ বাট প্ৰশংস্ত কৰিলৈ। অন্যহাতে বাস্তুসংঘৰ্ষৰ সদস্য বাস্তুসংঘৰ্ষে বিফল হ'লে বাস্তুসংঘৰ্ষ কৈফিয়ৎ তলব কৰিব পাৰে। মুঠৰ ওপৰত মানব অধিকার বাস্তুৰ সীমান্ত অতিক্ৰম কৰি আন্তর্জাতিক সম্প্রদায়ৰ সমূহীয়া আদৰ্শ হৈ পৰিছে।

(৭) **স্বয়ংসম্পূর্ণতা (Absolutness)** : মানব অধিকার সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য স্বীকৃত অধিকার। মানুহৰ ব্যক্তিগত তথা সামাজিক অধিকারসমূহ বক্ষাৰ সময়ত দায়বদ্ধতাৰে আনৰ অধিকারৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন। বাস্তুই ব্যক্তিৰ অধিকার খৰ্ব কৰিব পৰা আইনসমূহৰ প্ৰতি নেতৃত্বাচক দৃষ্টিভঙ্গীৰে বাধা প্ৰদান কৰা দৰকাৰ। ব্যক্তিৰ মৰ্যাদাপূৰ্ণ অধিকার সদায় একক আৰু স্বয়ংসম্পূর্ণ।

অন্যহাতে আপেক্ষিকতাবাদী অধ্যয়ন পদ্ধতিৰ আৰ্হিত মানৰ অধিকারসমূহ তাৎক্ষণিক আৰ্হি (Model) কিছুমানৰ ওপৰত নিৰ্ভৰশীল, যিবিলাকে মানৰ অধিকারৰ স্বকীয়তা বজাই ৰখাত সহায় কৰিছে। এনেবিলাক আৰ্হি মানৰ অধিকারৰ বৈশিষ্ট্যৰ অন্তৰ্ভুক্ত।

সেইবিলাক হ'ল—

- (১) পৰম্পৰাগত ৰাজনৈতিক আৰ্হি।
- (২) বিশ্বজনীন আৰ্হি।
- (৩) আন্তঃবাস্তুীয় আৰ্হি।

মানৰ অধিকার শিক্ষাৰ প্ৰয়োজনীয়তা

(Importance of Human Rights Education)

মানুহে সামাজিক প্ৰাণী হিচাপে সমাজ পাতি বসবাস কৰিলেও কিছুমান নিৰ্দিষ্ট অধিকার ভোগ কৰাৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা অসুবিধাৰ সমূখীন হৈ আহিছে। তেনে অসুবিধাৰপৰা পৰিত্রাণ পাবৰ বাবে নিৰ্দিষ্ট কৰি লোৱা কিছুমান জ্ঞাত-অজ্ঞাত বিধি-বিধানৰ জৰিয়তে শুন্দি পথত গতি কৰিবলৈ চেষ্টা কৰা হয়। মানুহৰ প্ৰাকৃতিক অধিকারসমূহৰ এই অৱধাৰিত কপকেই মানৰ অধিকার আখ্যা দিয়া হয়।

মানৰ অধিকারৰ বিষয়টো বৰ্তমান যুগৰ এক গুৰুত্বপূৰ্ণ বিষয়। অধ্যয়নৰ বিষয়

অধ্যায় - ২

মানব অধিকার অধ্যয়নের দৃষ্টিভঙ্গীসমূহ (Approaches to the Study of Human Rights Universal Vs Cultural Relativisms)

প্রকৃত মানব অধিকারের স্বৰূপ উপস্থাপন আৰু উদ্ঘাটনের বাবে কিছুমান পথ অনুসরণ কৰা প্ৰয়োজন। এই সম্পৰ্কীয় জ্ঞান আহৰণের বাবে সত্য, শুন্দি, তথ্যসমূহ নথি-পত্ৰৰ যোগেদিহে সন্তুষ্টিৰ হয়। মানব অধিকার সম্পৰ্কীয় সকলো বিষয়েই আলোচনাৰ বাবে আনোতে আনুষঙ্গিক আৰু মৌলিক দুয়োটা পথেই অনুসরণ কৰা প্ৰয়োজন। প্ৰধানতঃ দুটা দৃষ্টিভঙ্গীৰে মানব অধিকার বিষয়টো অধ্যয়ন কৰিব পাৰি যদিও মানৱীয় অধ্যয়ন পদ্ধতিকো মানব অধিকারের আওতালৈ আনি আলোচনা কৰিব পাৰি।

সাৰ্বজনীন দৃষ্টিভঙ্গী (Universalistic Approach)

মানুহৰ অধিকাৰ আৰু মানৱীয় মৰ্যাদাৰ প্ৰতি শ্ৰদ্ধা হৈছে, “জীৱনৰ স্বাধীনতা, সুবিচাৰ আৰু শান্তিৰ অধিকাৰ”। মানব অধিকারৰ এই কথাবাৰলৈ লক্ষ্য কৰিলেই ইয়াৰ প্ৰকৃত ৰূপটোৰ বিষয়ে অনুধাৰন কৰিব পৰা যায়। প্ৰথম মহাযুদ্ধৰ পৰিসমাপ্তিৰ পাছৰেপৰা মানব অধিকাৰ বক্ষণৰ বিভিন্ন দিশসমূহৰ বিশ্লেষণৰ যোগেদি ইয়াৰ প্ৰয়োগৰ উপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ১৯১৯ চনত স্বাক্ষৰিত ভাৰ্চাই চুক্তিৰ বিভিন্ন ব্যৱস্থাৱলীত কেতোৰ দিশত মানব অধিকাৰ সংৰক্ষণৰ প্ৰতি গুৰুত্ব দিয়া হৈছিল যদিও বিশেষ সফলতা লাভ কৰিব পৰা নগল। কাৰণ হিচাপে উল্লেখ্য যে সেই সময়ত যুদ্ধৰ বিভীষিকাই পৃথিবীৰ জনগণক ত্ৰস্তমান কৰি ৰাখিছিল। অধিকাৰৰ প্ৰশ্নতকৈ সমসাময়িক বিশ্ব সম্প্ৰদায়ৰ বাবে যুদ্ধৰপৰা সুৰক্ষাৰ ব্যৱস্থা কৰাহে অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল।

সাৰ্বজনীন দৃষ্টিভঙ্গীৰ প্ৰবক্তা-সমৰ্থকসকলে মানব অধিকাৰৰ সাৰ্বজনীন চৰিত্ৰ বিষয়তহে অধিক গুৰুত্ব প্ৰদান কৰা দেখা যায়। অৱশ্যে কুৰি শতিকাৰ আৰম্ভণিৰ পৰাহে মানব অধিকাৰৰ আন্তৰ্জাতিকৰণ আৰু সাৰ্বজনীনকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অৱশ্যে প্ৰাচীন কালৰপৰাই মানব অধিকাৰৰ ধাৰণা বিভিন্ন ৰূপত অৱৰ্তীণ হৈ আহিছে।

সাৰ্বজনীন মানব অধিকাৰৰ চূড়ান্ত ৰূপটো হ'ল আন্তৰ্জাতিকৰণ। জে.আৰ.

ফ্রাইডমেন (J.R. Friedman)-র মতে আন্তর্জাতিক ব্রহ্ম মানব অধিকার বিকাশেই হৈছে অতি গুরুত্বপূর্ণ বিকাশ। ৰাষ্ট্রসংঘৰ জন্মৰ আগেয়েও জাতিসংঘ (League of Nations)-ৰ জন্ম হৈছিল প্ৰথম মহাযুদ্ধৰ পাছত। অৱশ্যে যুদ্ধ বিধিস্ত পৃথিবীত ৰাষ্ট্ৰ কল্যাণ, মানব কল্যাণৰ ধাৰণাৰ বশৰতী হৈয়েই জাতিসংঘ গঠন হৈছিল যদিও ইয়াৰ চুক্তি-পত্ৰত মানব অধিকারৰ কোনো উল্লেখ নাছিল। অৱশ্যে আন্তর্জাতিক বনুৱা সংগঠন (ILO)-ৰ অধীনত শ্ৰমিক, মজদুৰৰ সামুহিক অধিকারৰ সুৰক্ষাৰ ব্যৱস্থাৱলী সন্নিৰিষ্ট কৰা হৈছিল। দুই মহাসমৰৰ মধ্যৰতী সময়ছোৱাত গঠিত হোৱা Institute of International Law নামৰ সংগঠনটোৱে মানব অধিকারৰ ধাৰণাক সাৰ্বজনীন ৰূপ দিবলৈ গৈ ১৯২৯ চনত এক পদক্ষেপ লৈছিল। এই পদক্ষেপ অনুসৰি মানব অধিকার সুৰক্ষাৰ স্বার্থত প্ৰত্যেক ৰাষ্ট্ৰই ছাটা নীতি মানি চলাটো বাধ্যতামূলক হ'ব লাগে। ইবিলাক হ'ল—

(ক) জাতি আৰু ধৰ্মৰ উৰ্ধ্বত সকলো লোকৰে জীৱন, সা-সম্পত্তিৰ লগতে স্বতন্ত্ৰতাৰে সমঅধিকাৰ প্ৰদান কৰা।

(খ) সকলোকে নিজ ধৰ্মীয় বিশ্বাস অনুসৰি উপাসনাৰ অধিকাৰ প্ৰদান কৰা।

(গ) ব্যক্তিৰ নিজ পছন্দ অনুসৰি ভাষা ব্যৱহাৰৰ লগতে শিক্ষা আহৰণৰ অধিকাৰ দিয়া।

(ঘ) বৈষম্যমূলক আচৰণৰপৰা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ বিৰত থকা।

(ঙ) নাগৰিকৰ প্ৰতি বৈষম্যমূলক আচৰণ নকৰা।

(চ) বৈষম্য কৰি কোনো জাতি, লিঙ্গ, বৰ্ণভেদে নাগৰিকত্বৰপৰা বঞ্চিত নকৰা।

অৱশ্যে এই ছাটা নীতিক কাৰ্য্যকৰী কৰা বা নকৰাক লৈ ৰাষ্ট্ৰসমূহৰ নিজ ইচ্ছাক অধিক গুৰুত্ব দিয়াত মানব অধিকারৰ ধাৰণাটো ফলপ্ৰসূভাৱে সাৰ্বজনীন ৰূপ নাপালে। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ পাছতহে মানব অধিকাৰ বিবেচনাটোৱে সাৰ্বজনীন ৰূপ পৰিগ্ৰহণ কৰা দেখা যায়। মানুহৰ বিশেষকৈ পৃথিবীৰ বনবাসী জীৱৰ ভিতৰত মানুহেই নিজৰ অধিকাৰৰ সপক্ষে বাস্তৱ কাৰ্যসূচীৰে আগবঢ়িব পাৰে। গতিকে মানব অধিকাৰৰ বাস্তৱ প্ৰতিফলন, প্ৰয়োগ আৰু প্ৰতিবন্ধকতা সম্পর্কে ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰি সাৰ্বজনীন ঘোষণা-পত্ৰ (Universal Declaration of Human Rights) গ্ৰহণ কৰিলে। অৱশ্যে ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰস্তুত কৰা মানব অধিকাৰ সম্পৰ্কীয় সাৰ্বজনীন নীতিসমূহ পালনত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বাধ্যবাধকতা নাছিল আৰু এই অধিকাৰসমূহ উলংঘা হ'লৈ কাৰ্য্য প্ৰতিৰোধৰো কোনো কাৰ্য্যকৰী উপায় নাছিল। ১৯৪৮ চনৰপৰা প্ৰায় ২০ বছৰ ধৰি চলোৱা গৱেষণা আৰু

আলোচনা-বিলোচনাৰ অন্তত বছকেইখন আন্তঃবাস্তুৰ দলিল আৰু চুক্তি-পত্ৰ প্ৰস্তুত কৰা হ'ল। সেইসমূহৰ ভিতৰত আটাইতকৈ উল্লেখনীয় চুক্তি-পত্ৰসমূহ হ'ল—

১. নাগৰিক আৰু ৰাজনৈতিক অধিকার সম্পর্কীয় আন্তঃবাস্তুৰ চুক্তি-পত্ৰ, ১৯৬৬।

২. অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকার সম্পর্কীয় আন্তঃবাস্তুৰ চুক্তি-পত্ৰ, ১৯৬৬।

৩. ঐচ্ছিক প্ৰটোকল (Optional Protocol)।

এইটো নিশ্চিত যে মানব অধিকারৰ সাৰ্বজনীন প্ৰকৃত প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৰাষ্ট্ৰসংঘৰ জন্মলগ্নৰপৰা। ৰাষ্ট্ৰসংঘৰ চনদে ব্যক্তিৰ মানব অধিকারৰ ওপৰত বিশেষ গুৰুত্ব দি ইয়াৰ চনদত উল্লেখ কৰিছে যে “মৌলিক মানব অধিকার, মানুহৰ শাৰীৰিক মূল্য আৰু মৰ্যাদা তথা পুৰুষ আৰু নাৰীৰ সমান অধিকাৰৰ প্ৰতি বিশ্বাসৰ পুনঃ নিশ্চিতকৰণ কৰা।” (Reaffirmed faith in fundamental human rights, in the dignity and worth of the human person, in the equal rights of man and women and the nations large and small.....) ৰাষ্ট্ৰসংঘৰ অন্য এটা উল্লেখযোগ্য উদ্দেশ্য হ'ল—“জাতি, লিংগ, ভাষা আৰু ধৰ্ম নিৰ্বিশেষে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্ৰতি সন্মানৰ ভাব বৃদ্ধি আৰু প্ৰসাৱৰ কাৰণে আন্তঃবাস্তুৰ সহযোগিতা প্ৰতিষ্ঠা কৰা।” এই চনদৰ প্ৰথম অনুচ্ছেদতেই প্ৰকাশ কৰা মানব অধিকাৰ সম্পর্কীয় ধ্যান-ধাৰণাত মানব অধিকাৰক বিশেষভাৱে গুৰুত্ব দিয়া আয়োগখনেই হ'ল ‘অৰ্থনৈতিক আৰু সামাজিক পৰিষদ’। ১৯৪৮ চনৰ ১০ ডিচেম্বৰত মানব অধিকাৰ সম্পর্কীয় সাৰ্বজনীন ঘোষণা-পত্ৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰে। মানব অধিকাৰ বিকাশত নতুন যুগৰ সূচনা কৰি প্ৰস্তুত কৰা ‘সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা-পত্ৰ’ত মানুহ, সামাজিক, পৌৰ, অৰ্থনৈতিক, ধৰ্মীয় আৰু মানৱীয় প্ৰমূল্যসমূহৰ বিকাশৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নাগৰিক আৰু ৰাজনৈতিক মানৱ অধিকাৰ আৰু অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক মানৱ অধিকাৰ বিষয়ক দুখন আন্তৰ্জাতিক প্ৰতিজ্ঞাপত্ৰ গ্ৰহণ কৰে। তদুপৰি নাগৰিক তথা ৰাজনৈতিক অধিকাৰ বিষয়ক দুখন আন্তৰ্জাতিক আচৰণ বিধি গ্ৰহণ কৰি মানৱ অধিকাৰ আন্তৰ্জাতিকৰণৰ বিধান কৰে। উপৰিউক্ত সাৰ্বজনীন ঘোষণা-পত্ৰ, আন্তৰ্জাতিক প্ৰতিজ্ঞা-পত্ৰ, বৈকল্পিক আন্তৰ্জাতিক আচৰণ বিধিত উল্লিখিত মানৱ অধিকাৰৰ বাদেও আন বছতো আন্তৰ্জাতিক চুক্তি, দলিল আদিৰ

জরিয়তেও মানব অধিকাবৰ আন্তর্জাতিকবণৰ প্ৰচেষ্টা অব্যাহত আছে।

মানব অধিকাবসমূহক সুবক্ষা প্ৰদানৰ বাবে আধিকাবিক ভিত্তিত সাৰ্বজনীনতা বৰ্তাই বখাৰ উদ্দেশ্যে কিছুমান সহযোগী উপাদানৰ ব্যবস্থা কৰা হৈছে—যেনে— অধিকাব আৰু মৌলিক স্বাধীনতা (১৯৫০), আমেৰিকাব পথাগত মানব অধিকাব (১৯৬০) আৰু আফ্ৰিকাৰ মানব আৰু মানুহৰ অধিকাব সম্পৰ্কীয় চাৰ্টাৰ (১৯৮১) আদি।

মানব অধিকাবৰ সাৰ্বজনীনকৰণ আৰু আন্তর্জাতিকবণৰ ফলস্বৰূপে পৃথিবীৰ প্ৰত্যেক জাতি, জনগোষ্ঠী, ধৰ্ম, সম্প্ৰদায়, বৰ্ণ সকলো মানুহেই মানব অধিকাবৰ প্ৰকৃত ৰূপটো অনুভৱ কৰিবলৈ সক্ষম হ'ল। ঐতিহাসিকভাৱে এইটো সত্য যে অধিকাৰ (Rights) কি আৰু ইয়াৰ প্ৰয়োগৰ বিষয়ে মানব সমাজে সাৰ্বজনীনতাৰ প্ৰতি আকৃষ্ট হৈছে গ্ৰহণ কৰিছে।

গতিকে জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায়ৰ ভেদাভেদহীনতাৰ নামত মানব অধিকাবক আঁকোৱালি লৈ পৃথিবীখন মানবৰ বাসোপযোগী কৰি তোলাই মানব অধিকাব সাৰ্বজনীনকৰণৰ মূল লক্ষ্য আৰু উদ্দেশ্য। ইয়াৰ দ্বাৰা মানুহৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, সকলো অধিকাব সুৰক্ষিত হ'ল আৰু প্ৰকৃত মানুহ হিচাপে সকলো সমাজ, সম্প্ৰদায় আৰু দেশৰ জনসাধাৰণেই পূৰ্ণ অধিকাব উপভোগ কৰি জীয়াই থাকিব পাৰিব।

আপেক্ষিকতাবাদী দৃষ্টিভঙ্গী

(Relativist Approach)

সাৰ্বজনীন অধ্যয়ন পদ্ধতিৰ বিৰোধিতা কৰি আপেক্ষিকতাবাদী ধাৰণাই মানব অধিকাব সম্পর্কে আলোচনা কৰি কৈছে যে মানুহৰ আচাৰ-আচৰণ পৰিৱৰ্তনশীল। পৰিৱৰ্তনশীলতাৰ পাছ লৈ সমাজত ভিন্ন ভিন্ন মূল্যবোধৰ ভিত্তিত ভিন্ন ধৰণৰ দৃষ্টিভঙ্গী লোৱা দেখা যায়। পৰিৱৰ্তনীয় কিছুমান কাৰকৰ ফলস্বৰূপেই মানব অধিকাবৰ ভালেমান বিষয়ক সাৰ্বজনীন ৰূপত প্ৰতিষ্ঠাপিত কৰাটো কঢ়িন। আপেক্ষিকতাবাদীসকলে স্বীকাৰ কৰিছে যে মানব অধিকাবৰ অধ্যয়ন বা পঠন ব্যৱস্থা সাৰ্বজনীন হ'ব নোৱাৰাবে। কিছুমান আপেক্ষিক গুৰুত্বৰ ওপৰত ভিত্তি কৰি বিভিন্ন দৃষ্টিভঙ্গীৰে বহুকেইটা শ্ৰেণীত শ্ৰেণীকৰণ কৰিব পৰা যায়।

সেইসমূহ হ'ল—

(ক) ঐতিহাসিক দৃষ্টিভঙ্গীৰে।

- (খ) সময়ের ক্ষম অনুসরি।
- (গ) আইনসংগত দৃষ্টিভঙ্গীরপরা।
- (ঘ) ভৌগোলিক ভিত্তিত।
- (ঙ) ব্যক্তি বিশেষীকৰণের যোগেদি কৰা শ্রেণীকৰণ।

মানুহৰ অর্থাৎ বাস্তুত বসবাস কৰা জনসাধাৰণৰ সৰ্বোত্তম বক্ষণাৰেক্ষণৰ আধাৰৰ আহিলা হ'ল বাস্তুখন পৰিচালনা কৰা চৰকাৰখন। বাস্তুত বসবাস কৰা প্ৰত্যেকজন পুৰুষ আৰু প্ৰত্যেকগৰাকী নাৰী, ল'বা-ছোৱালী, সকলোৱে নিজস্ব অধিকাৰসমূহ বক্ষণাৰেক্ষণৰ দায়-দায়িত্ব নিবিচৰা সন্দেও বাস্তুৰ হাতত সঁপি দি নিজে নিষ্কটক হৈ থাকিব বিচাৰে। কিন্তু সাৰ্বজনীনতাৰ নামত বাস্তুৰ হাতত অৰ্পিত মানব অধিকাৰ বক্ষণৰ দায়িত্ব সাৰ্বভৌম বাস্তুীয় চৰকাৰে কাৰ্য্যকৰী কৰিবই বুলি কোনো নিশ্চয়তা নাই। সেয়েহে মানব অধিকাৰসমূহ সাৰ্বজনীন বুলি মুঠেই ক'ব নোৱাৰিব। বিশ্বৰ বিভিন্ন বাস্তুৰ ঐতিহ্য, পৰম্পৰা, সংস্কৃতি, সাহিত্য পৃথক পৃথক। এক অৱধাৰিত নিয়ম পৰিসীমাৰ আবুৰত থকা মানুহৰ অধিকাৰৰ ধাৰণাবোৰ নিতান্তই পার্থক্যবৰ্জিত হ'ব নোৱাৰে। উদাহৰণস্বৰূপে মানুহৰ সাজ-সজ্জা, নৃত্য ভঙ্গিমা, খাদ্য পৰম্পৰা, পুৰুষ-মহিলাৰ সামাজিক অৱস্থিতি পৃথক আৰু ভৌগোলিক পৰিৱেশৰ অনুৰূপ ধৰণৰ হয়। এছিয়াৰ লগত ইউৰোপৰ, প্রাচ্যৰ লগত পাশ্চাত্যৰ দেশসমূহৰ সভ্যতা-সংস্কৃতিৰ উত্থান, পতন আৰু সাজ-পাৰৰ পৰম্পৰাগত পার্থক্য বিদ্যমান। তেনে ক্ষেত্ৰত এছিয়াৰ দেশসমূহৰ মানুহৰ সাজ-পাৰ, সাহিত্যৰ ভাষা, সাংস্কৃতিক প্ৰদৰ্শনৰ পৰ্যায় আৰু প্ৰক্ৰিয়াবোৰ লক্ষ্য কৰিলেই দেখা যাব প্ৰকৃত সত্য।

গতিকে পৃথিৱীৰ সকলো লোককে সামৰি এটি মাত্ৰ সাৰ্বজনীন মানব অধিকাৰ তত্ত্ব গঢ়ি তুলিবলৈ যাওঁতে কেইটামান বিৰূপ আৰ্হি তত্ত্বৰ প্ৰতি লক্ষ্য কৰিব লগা হয়। সেইকেইটা হৈছে—

- (ক) পৰম্পৰাগত বাজনৈতিক আৰ্হি (Traditional Political Model)।
 - (খ) বিশ্বজনীনতাৰ আৰ্হি (Universality Model)।
 - (গ) আন্তঃবাস্তুীয় আৰ্হি (International Model)।
- উপৰিউক্ত আৰ্হিসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে কিছুমান আৱশ্যকীয় আৰ্হি দৃষ্টিভঙ্গীৰ বাবেই আপেক্ষিকতাবাদী তত্ত্বটোৱে সাৰ্বজনীন মানব অধিকাৰৰ ধাৰণাক গ্ৰহণ কৰা নাই। অন্যহাতে আপেক্ষিকতাবাদী দৃষ্টিভঙ্গীৰ পৃষ্ঠপোষকসকলে মানুহৰ নৈতিক মূল্যবোধৰ ওপৰত ইতিহাস আৰু সংস্কৃতিৰ প্ৰভাৱ বাৰকৈয়ে পৰে বুলি কয়।

আপেক্ষিকতাবাদী ধারণাটো প্রজন্ম অনুসরি বেলেগ বেলেগ হৈ আহিছে আৰু পৰিৱৰ্তনৰ লগত খাপ খোৱাই চলি আহিছে। আনহে নালাগে, একে জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰা সমাজ এখনতো সাৰ্বজনীন নীতি-পৰম্পৰা মানি নচলিব পাৰে, কিন্তু বাস্তু বিশেষে ইয়াৰ পাৰ্থক্য থকাটো অস্বাভাৱিক নহয়।

আপেক্ষিকতাবাদী ধারণাৰ চিন্তাবিদসকলে বিশ্বাস কৰে যে মানব অধিকার তিনিখন সুকীয়া বিশ্বৰ ভালেমান পৃথক উপাদানৰ দ্বাৰা গঠিত হৈছে। প্ৰথমখন বিশ্বৰ অৰ্থাৎ পশ্চিমীয়া বিশ্বই কেৱলমাত্ৰ ব্যক্তিৰ সম্পত্তিৰ অধিকাৰ আৰু সামাজিক আৰু ৰাজনৈতিক অধিকাৰসমূহৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

দ্বিতীয়খন বিশ্ব হ'ল সমাজবাদী বিশ্ব। ইয়াত সদায় অৰ্থনৈতিক আৰু সামাজিক অধিকাৰৰ কথা কোৱা আৰু গুৰুত্ব দিয়া হৈছে।

আপেক্ষিকতাবাদী তত্ত্বই গুৰুত্ব আৰোপ কৰা আনখন তথা তৃতীয় বিশ্বখন হ'ল পশ্চিমীয়া বিশ্বৰ ধারণাৰ সম্পূৰ্ণ বিৰোধী, য'ত মানুহৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ বাবে অৰ্থনৈতিক সাহায্য লাভৰ অধিকাৰ আৰু আত্মনিৰ্ধাৰণৰ জৰিয়তে অৰ্থনৈতিক প্ৰগতি আৰু ৰাজনৈতিক অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

গতিকে দেখা যায় যে আপেক্ষিকতাবাদী দৃষ্টিভঙ্গীৰ প্ৰেক্ষাপটত এই তিনি বিশ্বৰ ধারণাই পৃথক পৃথক চাৰিত্ৰিক বৈশিষ্ট্যবাজিৰে মানব অধিকাৰৰ সাৰ্বজনীন ধারণাৰ প্ৰত্যক্ষ বিৰোধিতা কৰিছে। ("There is considerable diversity even within each 'World' especially the 'Third Word'. Moral relativism emphasizes on moral values and thus conception of human rights are determined by history, culture, economics or some other independent social force and is best seen as a matter of degree.")

আপেক্ষিকতাবাদীসকলে দাবী কৰে যে নৈতিক মূল্যবোধ সাৰ্বজনীনতাতকৈ সাংস্কৃতিক আৰু ঐতিহাসিকভাৱে বেছি গুৰুত্বপূৰ্ণ। কেনন (Kennan)-ৰ মতে— “নৈতিকতাৰ আন্তঃবাস্তুীয় মৰ্যাদাপূৰ্ণ নিৰ্দিষ্ট কোনো ব্যৱস্থা নাই, যাক আমেৰিকা যুক্তবাস্তুৰ চৰকাৰে ইচ্ছাকৃতভাৱেই নৈতিক নীতিৰ আধাৰত কাৰ্যকৰী কৰিব পাৰে।”

("There are no internationally accepted standards of morality to which the U.S. government could appeal if it wished to act in the name of moral principles.")